

আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়

.



- ১) সকলো সময়তে মাস্ক ব্যৱহাৰ কৰক।
- ২) কমেও ২ গজ দৈহিক দূৰত্ব মানি চলক।
- ৩) য'তে ত'তে থুই খেকাৰ নেপেলাব।
- ৪) সময়ে সময়ে চাবোন পানী বা
চেনিটাইজাৰেৰে হাত পৰিষ্কাৰ কৰক।

প্ৰযত্নে :-
জিলা আইন সেৱা
প্ৰাধিকাৰী,
ধুবুৰী।

আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়

.



- ১) সকলো সময়তে মাস্ক ব্যৱহাৰ কৰক।
- ২) কমেও ২ গজ দৈহিক দূৰত্ব মানি চলক।
- ৩) য'তে ত'তে থুই খেকাৰ নেপেলাব।
- ৪) সময়ে সময়ে চাবোন পানী বা
চেনিটাইজাৰেৰে হাত পৰিষ্কাৰ কৰক।

প্ৰযত্নে :-
জিলা আইন সেৱা
প্ৰাধিকাৰী,
ধুবুৰী।